

Total number of printed pages-19

3 (Sem-6/CBCS) MAT RE 1/2

2024

MATHEMATICS

(Regular Elective)

Answer the Questions from any one Option.

OPTION-A

(Numerical Analysis)

Paper : MAT-RE-6016

Full Marks : 80

Time : Three hours

OPTION-B

(Programming in C)

Paper : MAT-RE-6026

Full Marks : 60

Time : Three hours

*The figures in the margin indicate
full marks for the questions.*

Answer either in English or in Assamese.

Contd.

OPTION-A

(Numerical Analysis)

Paper : MAT-RE-6016

1. Answer the following questions : $1 \times 10 = 10$

তলত দিয়া প্রশ্নের উত্তর দিয়া :

- (a) Express the following system of equation in matrix form :

তলত উল্লেখ কৰা সমীকৰণ প্রশালীটো মৌলকক্ষ আকাৰত
প্ৰকাশ কৰা :

$$2x + 3y - 5z = 6, x - 3y + 4z = -5,$$

$$5x - y + 11z = 7$$

- (b) What is the 6th order difference of the 5th degree polynomial?

5-তম মাত্রাৰ বহুপদ ৬-তম ক্ৰমৰ অন্তৰ কি হ'ব?

- (c) What is the degree of the interpolating polynomial passing through n -points?

n টা বিন্দুৰ মাজেৰে যোৱা অন্তৰ্শেন বহুপদ বাশিৰ ঘাট
কিমান?

- (i) 2
- (ii) $\geq n$
- (iii) $\leq n$
- (iv) $< n$

- (d) Evaluate $E^2 x^2$ when $h=2$.

$h=2$ হ'লে $E^2 x^2$ নিৰ্ণয় কৰা।

- (e) State True or False :

শুন্দ নে অশুন্দ উল্লেখ কৰা :

"Simpson's $\frac{1}{3}$ -rule is applicable only
when n is a multiple of 3."

"চিম্পচনৰ $\frac{1}{3}$ বিধি প্ৰযোজ্য হ'ব যেতিয়া n একমাত্ৰ
3-ৰ গুণিতক হয়।"

- (f) In the Gaussian elimination method,
the resulting co-efficient matrix for the
linear system of equations is
transformed into

Gaussian elimination বিধি ব্যৱহাৰ কৰোতে
এটা বৈধিক গোটৰ গুণাংক মৌলকক্ষ কোনটো ৰূপলৈ
কৰ্পাস্ত হয়?

- (i) lower triangular matrix
নিম্ন ত্ৰিকোণীয় মৌলকক্ষ
- (ii) upper triangular matrix
উচ্চ ত্ৰিকোণীয় মৌলকক্ষ
- (iii) diagonal matrix
কৰ্ণ মৌলকক্ষ
- (iv) None of the above
ওপৰৰ এটাো নহয়

(Choose the correct option)

(শুন্দ উত্তৰটো বাচি উলিওৱা)

- (g) In trapezoidal rule, for the interval $(0, 1)$, if $h = 0.25$, then what is the value of n ?

$(0, 1)$ অন্তরালত ট্রেপিসইড'ল সূত্রত $h = 0.25$ হ'লে n -ৰ মান কি?

- (h) Which of the following methods is not used for numerical integration?

তলৰ কোনটো বিধি সংখ্যাত্মক অনুকলনৰ বাবে ব্যবহাৰ নহয়?

- (i) Trapezoidal rule
- (ii) Simpson's rule
- (iii) Gauss iteration
- (iv) Romberg integration

(Choose the correct option)
(শুল্ক উত্তৰটো বাচি উলিওৱা)

- (i) Fill in the blanks (খালী ঠাই পূৰণ কৰা):

$$f(x) - f(x-h) = \dots$$

- (j) Write the Lagrange's interpolation formula passing through two points (x_0, f_0) and (x_1, f_1) .

(x_0, f_0) আৰু (x_1, f_1) বিলু দুটাৰ মাজেৰে যোৱা লাগ্ৰাঞ্জৰ অন্তৰেশ্বন সূত্রটো লিখা।

2. Answer the following questions : $2 \times 5 = 10$

তলত দিয়া প্ৰশ্নৰ উত্তৰ দিয়া :

- (a) Construct the forward difference table for the following data :

তলত দিয়া তালিকাৰ পৰা ফৰৱাৰ্ড অন্তৰ টেবুল গঠন কৰা :

x :	1	2	3	4
y :	10	13	22	43

- (b) Prove that (প্ৰমাণ কৰা যে) :

$$E^{-1} = 1 - \nabla$$

- (c) Find the 3rd divided difference of $f(x) = x^3 - 2x$ with arguments 2, 4, 9, 10.

$f(x) = x^3 - 2x$ হ'লে, ৰাশিসূচক 2, 4, 9, 10-ৰ কাৰণে তৃতীয় বিভাজিত অন্তৰ মান উলিওৱা।

- (d) Write a short note on numerical integration.

সংখ্যাত্মক অনুকলনৰ ওপৰত এটি চমু টোকা লিখা।

- (e) What are the two types of methods for finding numerical solutions to ODE?

ODE সমাধান কৰা দুইবিধ সংখ্যাত্মক পদ্ধতি কি?

3. Answer **any four** questions : $5 \times 4 = 20$

যিকোনো চারিটা প্রশ্নৰ উত্তৰ দিয়া :

- (a) Show that (দেখুওৱা যে) :

$$\Delta \left[\frac{f(x)}{g(x)} \right] = \frac{g(x) \cdot \Delta f(x) - f(x) \cdot \Delta g(x)}{g(x) \cdot E(g(x))}$$

- (b) Use Gauss-Jordan method to solve :

Gauss-Jordan পদ্ধতি ব্যৱহাৰ কৰি সমাধান কৰা :

$$2x - 3y - 5z = -5, x + y + 2z = 4,$$

$$3x + y - 3z = -4$$

- (c) Find the equation of the polynomial passing through the points $(4, -43)$, $(7, 83)$, $(9, 327)$ and $(12, 1053)$ using Newton's divided difference formula.

নিউটনৰ বিভাজিত অন্তৰৰ সূত্ৰটো ব্যৱহাৰ কৰি $(4, -43)$, $(7, 83)$, $(9, 327)$ আৰু $(12, 1053)$ বিন্দুকেইটাৰ মাজেৰে যোৱা কহপদ বাশিটো উলিওৱা।

- (d) Given $\frac{dy}{dx} = x + y$ with $y = 0$ for $x = 0$.

Find the value of y at $x = 1$ taking $h = 0.2$.

দিয়া আছে, $\frac{dy}{dx} = x + y$, য'ত $y = 0$ যেতিয়া $x = 0$. $h = 0.2$ লৈ y -ৰ মান উলিওৱা যেতিয়া $x = 1$.

- (e) Find $\int_0^1 \frac{dx}{1+x^2}$ using Simpson's $\frac{1}{3}$ rule.

চিম্পচনৰ $\frac{1}{3}$ সূত্ৰ ব্যৱহাৰ কৰি $\int_0^1 \frac{dx}{1+x^2}$ ৰ মান উলিওৱা।

- (f) Consider the points $(x_0, y_0) = (1, 2)$, $(x_1, y_1) = (2, 4)$, $(x_2, y_2) = (3, 8)$, $(x_3, y_3) = (4, 16)$, $(x_4, y_4) = (5, 32)$.

Estimate $f'(x_2) = f'(3)$ using Newton's forward, backward and central difference formula.

$$(x_0, y_0) = (1, 2), (x_1, y_1) = (2, 4),$$

$$(x_2, y_2) = (3, 8), (x_3, y_3) = (4, 16),$$

$$(x_4, y_4) = (5, 32).$$

এই বিন্দুসমূহৰ পৰা

$$f'(x_2) = f'(3)$$

আনুমানিক মান অগ্রগামী,

পশ্চাত্তর্তী আৰু কেন্দ্ৰীয় অন্তৰৰ সূত্ৰৰ সহায়ত উলিওৱা।

4. Answer **any four** questions : $10 \times 4 = 40$

যিকোনো চাৰিটা প্ৰশ্নৰ উত্তৰ দিয়া :

(a) Derive Newton-Gregory backward difference interpolation formula. Use it to obtain an interpolating polynomial from the following data : $5+5=10$

নিউটন-গ্ৰেগৰী পশ্চাত্গামী অন্তৰৰেশন সূত্ৰটো প্রাপ্ত কৰা।

ইয়াক ব্যৱহাৰ কৰি তলৰ তথ্যসমূহৰ পৰা অন্তৰৰেশন বহুপদ উলিওৱা :

x	0	2	4	6
$f(x)$	8	11	20	41

(b) (i) Obtain the missing values of the table given below :

তলত দিয়া তালিকাখনৰ খালী ঠাই পূৰণ কৰা :

x :	2.0	2.1	2.2	2.3	2.4	2.5	2.6
y :	0.135	-	0.111	0.100	-	0.082	0.074

(ii) If $f(x)$ be a polynomial of degree n , then prove that

$$\Delta^n f(x) = \text{constant}$$

$$\text{and } \Delta^{n+1} f(x) = 0.$$

$5+5=10$

$f(x)$ এটা n -ঘাটৰ বহুপদ বাণি হ'লে প্ৰমাণ কৰা

$$\text{যে } \Delta^n f(x) = \text{ধৰক আৰু } \Delta^{n+1} f(x) = 0.$$

(c) Solve by Gauss-Seidel method correct to 4-decimal place :

গাউচ-চেয়দেল পদ্ধতি ব্যৱহাৰ কৰি সমাধান কৰা 4
দশমিক শুন্ধ স্থানলৈ :

$$28x + 4y - z = 32$$

$$x + 3y + 10z = 24$$

$$2x + 17y + 4z = 35$$

- (d) Evaluate $\int_2^{10} \frac{dx}{1+x}$ by using Simpson's rule and trapezoidal rule.

চিম্পচন আৰু ট্ৰেপিয়েডাল বিধি ব্যৱহাৰ কৰি $\int_2^{10} \frac{dx}{1+x}$

নিৰ্ণয় কৰা।

- (e) Apply modified Euler's method to evaluate y when $x=0.05$ and $x=0.10$ for $\frac{dy}{dx} = x+y; y(0)=1$.

$x=0.05$ আৰু $x=0.10$ ত modified Euler বিধি প্ৰয়োগ কৰি $\frac{dy}{dx} = x+y; y(0)=1$ -ৰ বাবে y -ৰ মান নিৰ্ণয় কৰা।

- (f) Write a short note on midpoint method. Why is it superior to Euler's method? Use midpoint method to solve

$$\frac{dy}{dx} = yx^2 = 1.2y; y(0)=1,$$

for $0 \leq x \leq 2$.

$$2+2+6=10$$

Midpoint বিধিৰ ওপৰত এটা চমু টোকা লিখা। ই Euler-ৰ বিধিতকৈ কিয় উন্নত? Midpoint পদ্ধতি ব্যৱহাৰ কৰি সমাধান কৰা

$$\frac{dy}{dx} = yx^2 = 1.2y; y(0)=1, \\ 0 \leq x \leq 2 \text{ ৰ বাবে।}$$

- (g) (i) From the following table find the number of students who obtained marks less than 45 :

তলত উল্লেখ কৰা তালিকাৰ পৰা 45 নম্বৰৰ তলত পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা নিৰ্ণয় কৰা :

Marks	: 30-40	40-50	50-60	60-70	70-80
নম্বৰ
No. of students	: 31	42	51	35	31
ছাত্ৰ-ছাত্ৰীৰ সংখ্যা

- (ii) A third degree polynomial passes through the points $(3, 3)$, $(2, 12)$, $(1, 15)$ and $(-1, -21)$. Find the polynomial.

5+5=10

এটা ত্ৰিমাত্ৰিক বহুপদ ৰাশি $(3, 3)$, $(2, 12)$, $(1, 15)$ আৰু $(-1, -21)$ বিন্দুকেছোৱা মাজেৰে যায়। বহুপদ ৰাশিটো নিৰ্ণয় কৰা।

(h) Obtain a general quadrature formula

$$\text{for } \int_a^b f(x) dx.$$

Hence deduce Simpson's $\frac{1}{3}$ rule.

$$5+5=10$$

$\int_a^b f(x) dx$ -ৰ বাবে সাধাৰণ বৰ্গ হিচাপত কালি

(quadrature) সূত্ৰটো উলিওৱা।

ইয়াৰ পৰা চিম্পচনৰ $\frac{1}{3}$ সূত্ৰটো নিৰ্ণয় কৰা।

OPTION-B

(Programming in C)

Paper : MAT-RE-6026

1. Answer the following questions : $1 \times 7 = 7$

তলত দিয়া প্ৰশ্নৰ উত্তৰ দিয়া :

(a) Define nibble and byte.

নিৰল আৰু বাইট সংজ্ঞায়িত কৰক।

(b) Convert the following into a C expression :

নিম্নলিখিতক এটা C অভিব্যক্তিলৈ ৰূপান্তৰ কৰক :

$$\frac{a+b}{c+d}$$

(c) Write one relational operator in C language.

C ভাষাত এটা সম্পৰ্কীয় অপাৰেটৰ লিখা।

(d) What is the purpose of a comma operator in C ?

C-ত কমা অপাৰেটৰৰ উদ্দেশ্য কি?

- (e) Determine the value of the following logical expression for $a = 5$, $b = 10$, $c = -6$:

$a = 5$, $b = 10$, $c = -6$ -ৰ বাবে নিম্নলিখিত

যুক্তিসংগত অভিব্যক্তিৰ মান নির্ধারণ কৰা :

$b > c \& \& c < 0 || a > 0$

- (f) What is the use of "\n"?

"\n"-ৰ কি কাম?

- (g) What is the significance of %c?

%c ৰ তাৎপর্য কি?

2. Answer the following questions : $2 \times 4 = 8$

তলত দিয়া প্রশ্নৰ উত্তৰ দিয়া :

- (a) Write a C program to find the sum of three given numbers.

তিনিটা প্রদত্ত সংখ্যাৰ যোগফল বিচাৰিবলৈ এটা C প্ৰগ্ৰাম
লিখা।

- (b) What are library functions? Mention any four library functions.

লাইব্ৰেৰী ফাংচনৰোৰ কি? যিকোনো চাৰিটা লাইব্ৰেৰী
ফাংচন উল্লেখ কৰক।

- (c) Explain with examples the syntax of scanf() and printf().

scanf() আৰু printf() -ৰ বাক্যবিন্যাস উদাহৰণৰ
সেতে ব্যাখ্যা কৰক।

- (d) What is the output for the following program?

তলৰ ফাংচনটোৱ আউটপুত কিমান?

main()

{

```
int x=5;
while (x==1)
    x=x-1;
printf("%d\n",x);
}
```

3. Answer **any three** questions : $5 \times 3 = 15$

যিকোনো তিনিটা প্রশ্নের উত্তর দিয়া :

- (a) Write a C program to generate and print numbers between 100 and 200 that are divisible by 2 but not by 3.

100 আৰু 200-ৰ মাজৰ সংখ্যা সৃষ্টি আৰু প্ৰিণ্ট কৰিবলৈ
এটা C প্ৰগ্ৰাম লিখক যিৰোৱ 2 ৰে হৰণযোগ্য কিন্তু
3 ৰে হৰণ নহয়।

- (b) Write a C program to display the ASCII value of a given character.

এটা প্ৰদত্ত আখবৰ ASCII মান প্ৰদৰ্শন কৰিবলৈ এটা C
প্ৰগ্ৰাম লিখক।

- (c) Write a C program to find the biggest of given two numbers.

প্ৰদত্ত দুটা সংখ্যাৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো
বিচাৰি উলিয়াবলৈ এটা C প্ৰগ্ৰাম লিখা।

- (d) Write a C program to find the factorial of a given integer k .

এটা প্ৰদত্ত পূৰ্ণসংখ্যা k -ৰ ফ্যাক্টৱিয়েল বিচাৰিবলৈ এটা C
প্ৰগ্ৰাম লিখা।

- (e) Write a C program to compute the value of π from the following series :

তলৰ শৃংখলাৰ পৰা π -ৰ মান গণনা কৰিবলৈ এটা C
প্ৰগ্ৰাম লিখা :

$$\frac{\pi}{4} = 1 - \frac{1}{3} + \frac{1}{5} - \frac{1}{7} + \dots$$

4. Answer **any three** questions : $10 \times 3 = 30$

যিকোনো তিনিটা প্রশ্নের উত্তর দিয়া :

- (a) Write a C program to find the arithmetic mean and variance of any n values.

যিকোনো n মানৰ গাণিতিক গড় আৰু variance
বিচাৰিবলৈ এটা C প্ৰগ্ৰাম লিখা।

- (b) Write a C program to find the trace of a given square matrix of order $m \times m$.

$m \times m$ ক্ৰমৰ এটা প্ৰদত্ত বৰ্গ মেট্ৰিক্সৰ ট্ৰেচ বিচাৰিবলৈ
এটা C প্ৰগ্ৰাম লিখা।

- (c) Write a C program to count the number of vowels present in a sentence.

বাক্য এটাত থকা স্বরবর্ণৰ সংখ্যা গণনা কৰিবলৈ এটা C প্ৰগ্ৰাম লিখা।

- (d) Write a program in C to read a matrix of order $m \times n$ and print the sum of all elements using functions.

$m \times n$ ক্ৰমৰ মেট্ৰিক্স পাটিবলৈ আৰু ফাংচন ব্যৱহাৰ কৰি সকলো উপাদানৰ যোগফল প্ৰিন্ট কৰিবলৈ C-ত এটা প্ৰগ্ৰাম লিখা।

- (e) Write a C program to sort a set of n numbers in ascending order and explain the algorithm used.

n টা সংখ্যাৰ এটা গোটক আৰোহী ক্ৰমত সজাবলৈ এটা C প্ৰগ্ৰাম লিখা আৰু ব্যৱহাৰত algorithm ব্যাখ্যা কৰা।

- (f) Write a C program to convert a decimal number into its equivalent binary number.

এটা দশমিক সংখ্যাক ইয়াৰ সমতুল্য বাইনারী সংখ্যালৈ ৰূপান্তৰ কৰিবলৈ এটা C প্ৰগ্ৰাম লিখা।